

ঋণ আবেদন প্রপত্ৰ

আবেদনৰ তাৰিখ

LOS নং



সকলো ঠাই ডাঙৰ আখৰে ৰে পূৰ কৰিব

আবেদনকাৰীৰ বিৱৰণ

যদি স্ব-নিয়োজিত পেছাদাৰী হয়	পেছা	দৰমহাপ্ৰাপ্ত ☐	ব্যৱসায় ☐	স্ব-নিয়োজিত পেছাদাৰী ☐	অৱসৰপ্ৰাপ্ত ☐	গৃহিনী ☐	শিক্ষাৰ্থী ☐	অন্য ☐
যদি ব্যৱসায় হয়	প্ৰতিষ্ঠানৰ প্ৰকাৰ	চিকিৎসক ☐	CA / CS ☐	পৰামৰ্শদাতা ☐	আৰ্কিটেক ☐	আইনজিৱী ☐	অন্য ☐	
	ব্যৱসায়ৰ প্ৰকাৰ	স্ব মালিকানা ☐	অংশীদাৰী ☐	প্ৰাইভেট লিমিটেড ☐	পাব্লিক লিমিটেড ☐	সীমিত দেনা কো. ☐	অন্য ☐	
		নিৰ্মানকাৰী ☐	কৃষিজিৱী ☐	সেৱা প্ৰদানকাৰী ☐	বানিজ্য/বিতৰণকাৰী ☐	খুচুৰা বিক্ৰেতা ☐	অন্য ☐	
যদি দৰমহাপ্ৰাপ্ত হয়:	প্ৰতিষ্ঠানৰ প্ৰকাৰ	প্ৰাইভেট লিমিটেড ☐	অংশীদাৰী ☐	স্ব মালিকানা ☐	পাব্লিক লিমিটেড ☐	PSU ☐	চৰকাৰী ☐	MNC ☐
	পদবী							

GSTIN উপলব্ধ: ☐ হয় ☐ নহয় GSTIN নং কাৰ্য্যকৰী তাৰিখ:

অনুগ্ৰহ কৰি আমাক আপোনাৰ বিষয়ে জনাওক: আবেদনকাৰী ☐ সহ-আবেদনকাৰী ☐ অংশীকাৰকাৰী ☐ আবেদনকাৰীৰ সৈতে সম্পৰ্ক

ব্যক্তিগত বিৱৰণ (যদি আবেদনকাৰী একক ব্যক্তি হয়)

শীৰ্ষ নাম: শ্ৰীমান, শ্ৰীযুতা/ ডঃ

আবেদনকাৰীৰ নাম

পিতৃৰ নাম

পত্নী/স্বামীৰ নাম

মাতৃৰ নাম

জন্মৰ তাৰিখ লিংগ: পুৰুষ ☐ মহিলা ☐ আপুনি কি: বিবাহিত ☐ অবিবাহিত ☐ পৰিজনৰ সংখ্যা

শিক্ষাগত অৰ্হতা: অন্ত্যতক ☐ স্নাতক ☐ স্নাতকোত্তৰ আৰু উৰ্দ্ধ ☐ অন্য ☐ মোবাইল

ধৰ্ম SC ☐ ST ☐ OBC ☐ অন্য ☐ PAN

ড্ৰাইভিং লাইছেঞ্চ নং উকলা তাৰিখ

পাছপোৰ্ট নং উকলা তাৰিখ

ভোটাৰ পৰিচয় নং CKYC নং

UPI ID/VPA • ইমেইল

ঠিকনাৰ বিৱৰণ (যদি আবেদনকাৰী এজন একক ব্যক্তি হয়)

বৰ্তমান বাসস্থান (এটা ☒ বাছনি কৰক) নিজস্ব ☐ অভিভাৱক ☐ সহ: অধিকাৰী ☐ ভাড়া ☐ মাহিলী ভাড়া (Rs.)

বৰ্তমান ঠিকনা (বাসস্থান)

লেণ্ডমাৰ্ক চহৰ

ৰাজ্য পিনকোড

STD টেলিফোন বৰ্তমান বছৰবসবাসৰ চহৰ

ব্যৱসায়/নিয়োগকৰ্তাৰ নাম

ঠিকনা

চহৰ

ৰাজ্য পিন

STD ফোন সম্প্ৰসাৰণ

সেৱা/ব্যৱসায়ত মুঠ বছৰ বৰ্তমান চাকৰি/ব্যৱসায়ত মুঠ বছৰ পছন্দৰ সম্পৰ্কৰ ঠিকনা - আবাস ☐ কাৰ্য্যালয় ☐

কাৰ্য্যালয়ৰ ইমেইল আইডি

বাছনি কৰক (✓) যদিহে নিগাজি ঠিকনা বৰ্তমানৰ ঠিকনাৰ সৈতে একে ☐

নিগাজি ঠিকনা (এটা ☒ বাছনি কৰক) নিজস্ব ☐ অভিভাৱক ☐ ভাড়া ☐ মাহিলী ভাড়া (Rs.)

নিগাজি ঠিকনা(বসবাস)

লেণ্ডমাৰ্ক চহৰ

ৰাজ্য পিনকোড

নিগাজি টেলিফোন নং: STD টেলিফোন

প্রতিষ্ঠানৰ বিৱৰণ (যদি আবেদনকাৰী একক ব্যক্তি হয়)

নাম

ঠিকনা

চহৰ

ৰাজ্য পিন

STD ফোন সম্প্রসাৰণ গঠনৰ চন

CIN নং PAN

GSTIN উপলব্ধ: ☐ হয় ☐ নহয় GSTIN কাৰ্য্যকৰী তাৰিখ

কাৰ্য্যালয়ৰ ইমেইল আইডি

অংশীদাৰ/সঞ্চালকৰ বিৱৰণ (অংশীদাৰী/ প্রাইভেট লিমিটেড কো./প্রাইভেট লিমিটেড কো. ৰ বাবে)

নাম	হিতাধিকাৰ গৰাকী (সহ-ঋণ লগুতা হবলৈ)	লাভৰ বিভাজন/ অংশ ধাৰণ %	জন্মৰ তাৰিখ	PAN	মোবাইল নম্বৰ

আয়ৰ বিৱৰণ

অনুগ্রহ কৰি আমাক আপোনাৰ আয়ৰ বিষয়ে জনাওক বাৰ্ষিক দৰমহা/ব্যৱসায়ৰ আয় Rs

অন্য বাৰ্ষিক আয় Rs ভাড়া ☐ কৃষি ☐ অন্য

1. বেংকৰ বিৱৰণ - বেংকৰ নাম

শাখা গ্ৰাহক ID

একাউন্ট নং একাউন্টৰ ধৰণ: মজুত জমা ☐ চলিত জমা ☐ CC/OD ☐

খোলা বৰ্ষ

2. বেংকৰ বিৱৰণ - বেংকৰ নাম

শাখা গ্ৰাহক ID

একাউন্ট নং একাউন্টৰ ধৰণ: মজুত জমা ☐ চলিত জমা ☐ CC/OD ☐

খোলা বৰ্ষ

মালিকীস্বত্ব থকা সম্পত্তি: মটৰগাড়ী ☐ অংশপত্ৰ ☐ মিউচুৱেল ফাণ্ড ☐ খেতিৰ মাটি ☐ সম্পত্তি ☐

চলি থকা ঋণৰ বিৱৰণ

ক্রমিক নং	অনুষ্ঠানৰ নাম	MM/YY ৰ পৰা	ঋণৰ প্ৰকাৰ	ঋণৰ পৰিমাণ	ঋণৰ সময় (মাহত)	অৱস্থা: বন্ধ/চলিত /বিলম্বিত
১						
২						
৩						

চলি থকা মোকদ্দমাৰ বিৱৰণ, যদি আছে, অন্য কোনো বিত্তীয় অনুষ্ঠানৰ ফালৰ পৰা হয় ☐ নহয় ☐ যদি আছে, বিৱৰণ দিয়ক

অনুবোধ কৰা ঋণৰ বিৱৰণ

লোনৰ পৰিমাণ Rs. সময়: মাহ

অন্তিম ব্যৱহাৰ: ব্যৱসায় ☐ শিক্ষা ☐ বিবাহ ☐ সম্পদ অধিগ্ৰহণ ☐ ঋণ মুক্তি ☐ অন্য ☐

আগবঢ়োৱা জমানত

সম্পত্তি ☐ গাড়ী ☐ অংশপত্ৰ আৰু সুৰক্ষাপত্ৰ ☐ বীমা ☐ অন্য ☐ (অনুগ্ৰহ কৰি উল্লেখ কৰক) এটাও নাই ☐

সম্পত্তিৰ গৰাকী 1)

2)

সম্পত্তিৰ ঠিকনা

পিন কোড

সম্পত্তিৰ প্ৰকাৰ: বসবাস ☐ বাণিজ্যিক ☐ সম্পত্তিৰ শ্ৰেণীবিভাজন: ফ্লট ☐ কেঁচা ঘৰ ☐ বাংগ্লো ☐ দোকান ☐ কাৰ্যালয় ☐

সম্পত্তিৰ কালি (Sq.ft.): বৰ্তমান বজাৰ মূল্য: Rs.

গাড়ী: নিৰ্মান/মডেল নিৰ্মানৰ বছৰ

বৰ্তমান বজাৰ মূল্য: Rs. পঞ্জীয়ন নম্বৰ

অংশপত্ৰ আৰু সুৰক্ষাপত্ৰ: অংশপত্ৰ ☐ মিউচুৱেল ফাণ্ড গোট ☐ চৰকাৰী বণ্ড ☐ অন্য ☐

বৰ্তমান বজাৰ মূল্য: Rs.

বীমা: বীমাৰ নাম আঁচনি

প্ৰত্যাৰ্পন মূল্য: Rs.

ব্যক্তিগত সম্পৰ্কস্থাপন

(একেখন চহৰত বাস কৰা সম্পৰ্কীয়ৰ নাম আৰু ঠিকনা। এজন সম্পৰ্কীয়, বাধ্যতামূলকভাৱে, আত্মীয়, আবেদনকাৰীৰ সৈতে বাস নকৰা হ'ব লাগিব)

(1) নাম

আবেদনকাৰীৰ সৈতে সম্পৰ্ক

বসবাসৰ ঠিকনা

চহৰ ৰাজ্য

পিন STD ফোন মোবাইল

(2) নাম

আবেদনকাৰীৰ সৈতে সম্পৰ্ক

বসবাসৰ ঠিকনা

চহৰ ৰাজ্য

পিন STD ফোন মোবাইল



ইয়াত ছিগ্গক



Loan Application Form

ঘোষণা :

- মই/আমি ঘোষণা কৰোঁ যে মই/আমি ভাৰতীয় নাগৰিক আৰু এই আবেদন প্ৰপত্ৰত দিয়া সকলো বিৱৰণ আৰু তথ্য সঁচা, শুদ্ধ আৰু সম্পূৰ্ণ আৰু কোনো ভৌতিক তথ্য লুকোৱা বা গোপন কৰা হোৱা নাই।
- মই/আমি মোৰ/আমাৰ আৱাসিক বা নিযুক্তি/ব্যৱসায়িক ঠিকনাৰ যিকোনো পৰিৱৰ্তনৰ বিষয়ে লিখিতভাৱে HDB ফাইনেলিয়েল চাৰ্ভিচেছ লিমিটেডক (ইয়াৰ পিছত "HDBFS" বুলি কোৱা হৈছে) পৰামৰ্শ দিম।
- মই/আমি নিশ্চিত কৰোঁ যে পুঁজিবোৰ উল্লেখিত উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু অনুমানমূলক বা অসামাজিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰা নহয়।
- মই/আমি HDBFS-ক এনে ক্রেডিট পৰীক্ষা কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰোঁ যিহেতু ই সিদ্ধান্ত গ্ৰহণত প্ৰয়োজনীয় বুলি বিবেচনা কৰে, মোৰ আবেদনসম্পৰ্কে আন বিত্তীয় কোম্পানী/পঞ্জীভুক্ত ক্রেডিট ব্যৱহাৰ/অন্যান্য প্ৰতিষ্ঠানৰ সৈতে যিকোনো অনুসন্ধান কৰিবলৈ আৰু আন যিকোনো উদ্দেশ্যৰ বাবে ক্রেডিট মূল্যায়ন/ভাগ-বতৰা কৰাৰ উদ্দেশ্যে ইয়াৰ ৰেকৰ্ডত এনে বা আন যিকোনো তথ্য মুকলি কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰোঁ। HDBFS-এ এই আবেদনৰ সৈতে দাখিল কৰা ফটো আৰু নথিপত্ৰ বোৰ ৰাখিবলৈ অধিকাৰ সংৰক্ষিত ৰাখে আৰু সেইবোৰ আবেদনকাৰীক ঘূৰাই নিদিয়।
- মই/আমি বুজি পাইছোঁ যে এই ঋণৰ অনুমোদন HDBFS-ৰ একমাত্ৰ বিবেচনাত আৰু HDBFS-ৰ প্ৰয়োজন অনুসৰি প্ৰয়োজনীয় সুৰক্ষা (আই) আৰু অন্যান্য আনুষ্ঠানিকতা বোৰ কাৰ্যকৰী কৰাৰ ওপৰত মই/আমি আৰু সন্মত যে মোৰ/আমাৰ ঋণ HDBFS-ৰ নিয়মৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব যি সময়ে সময়ে বলবৎ থাকিব পাৰে।
- পৰিশোধ: ঋণ আবেদন প্ৰক্ৰিয়াৰ বাবে মোৰ/আমাৰ পৰা কোনো নগদ/বাহক চেক সংগ্ৰহ কৰা হোৱা নাই। HDBFS-ক কৰা সকলো পৰিশোধ কেৱল "HDB ফাইনেলিয়েল চাৰ্ভিচেছ লিমিটেড"ৰ নামত হ'ব।
- মই/আমি কোনো লাভালাভ/ৰেহাই/বিনামূলীয়া উপহাৰ বা আন কোনো লাভালাভ প্ৰাপ্ত কৰাৰ অধিকাৰী নহওঁ, যি ঋণ চুক্তিত নথিভুক্ত কৰা হোৱা নাই।
- মই/আমি নিশ্চিত কৰোঁ যে মোৰ/আমাৰ বিৰুদ্ধে বিৰুদ্ধে কোনো দেউলিয়া প্ৰক্ৰিয়া চলি থকা নাই বা মোক/আমাক কেতিয়াও দেউলীয়া বুলি বিচাৰ কৰা হোৱা নাই।
- মোৰ/আমাৰ আবেদনৰ বাবে আবেদন মাচুল হৈছে _____ টকা (কৰ অন্তৰ্ভুক্ত)। মই/আমি অৱগত যে মোৰ/আমাৰ পৰা সংগ্ৰহ কৰা প্ৰযোজ্য আৱেদন মাচুল আৰু কৰ যিকোনো পৰিস্থিতিত ঘূৰাই দিয়া নহ'ব।
- মই/আমি নিশ্চিত কৰোঁ যে মই/আমি HDBFS-ৰ কোনো সঞ্চালক/জ্যেষ্ঠ বিষয়াৰ সৈতে সম্পৰ্কিত নহয়।
- মই ইয়াৰ দ্বাৰা ওপৰোক্ত পঞ্জীভুক্ত নম্বৰ/email ঠিকনাত SMS/EMAIL ৰ জৰিয়তে কেন্দ্ৰীয় CKYC, ৰেজিষ্ট্ৰাৰ পৰা তথ্য প্ৰাপ্ত কৰিবলৈ সন্মত জনাইছোঁ।
- মই/আমি ঋণৰ বাবে আৱেদন কৰা ঋণৰ বিপদাশংকাৰ ক্ৰমবিন্যাস আৰু সূতৰ হাৰ ঋণৰ পৰিমাণ, ম্যাদ, ডাউন পেমেণ্ট, ঋণৰ বাবে আগবঢ়োৱা সুৰক্ষা/জামানত, বিপদাশংকাৰ মাপকাঠি, বজাৰৰ চৰ্তাৱলী, পুঁজিৰ ব্যয়, HDB-ৰ সৈতে ঋণৰ ইতিহাস, ক্রেডিট তথ্য কোম্পানীৰ দ্বাৰা প্ৰদান কৰা ক্রেডিট স্কোৰ, মোৰ/আমাৰ বয়স, উপাৰ্জন আৰু ক্রেডিট মূল্যায়নৰ উদ্দেশ্যৰ বাবে প্ৰয়োজন হোৱা আন যিকোনো তথ্যৰ ওপৰত আধাৰিত হ'ব।
- মই/আমি অৱগত যে ঋণ আৰু অন্যান্য মাচুলৰ ওপৰত সাধাৰণতে প্ৰযোজ্য সূতৰ হাৰ www.hdbfs.com ৱেবছাইটত উপলব্ধ।

মই/আমি ইয়াৰ দ্বাৰা সন্মত দিওঁ আৰু স্বৈচ্ছাই মোৰ/আমাৰ আধাৰ নম্বৰ/তথ্য/আধাৰ কাৰ্ড প্ৰতিলিপি HDB ফাইনেলিয়েল চাৰ্ভিচেছ লিমিটেড (HDB)ত দাখিল কৰোঁ যাতে মোৰ/আমাৰ আধাৰ নম্বৰ/তথ্য/আধাৰ কাৰ্ড প্ৰতিলিপি ব্যৱহাৰ কৰিব পাৰিব আৰু প্ৰমাণীকৰণৰ বাবে UIDAIৰ পৰা তথ্য প্ৰাপ্ত কৰিব পাৰিব। HDB-য়ে মোৰ/আমাৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰি HDB-ৰ সৈতে মোৰ/আমাৰ ঋণ একাউণ্টবোৰ আপডেট কৰিব, KYC ৰ বাবে আৰু/বা আন যিকোনো উদ্দেশ্যৰ বাবে আৰু/বা আইনৰ দ্বাৰা প্ৰয়োজনীয় কামত ব্যৱহাৰ কৰিব পাৰিব।

মই/আমি সন্মত ☐ নিদিওঁ/☐ দিওঁ HDBFS/ইয়াৰ এজেণ্টৰ দ্বাৰা টেলিফোন/ম'বাইল/SMS/ইমেইলৰ জৰিয়তে বজাৰকৰনৰ উদ্দেশ্যে তথ্য/সেৱা আদি প্ৰাপ্ত কৰিবলৈ।

মই/আমি নিশ্চিত কৰোঁ যে মই/আমি ওপৰোক্ত ঘোষণাপত্ৰখন পঢ়িছোঁ আৰু বুজি পাইছোঁ, আৰু প্ৰপত্ৰখনত প্ৰদান কৰা বিৱৰণবোৰ সঠিক।

ইয়াত ফটো লগাব
আৰু ইয়াৰ ওপৰত
এনেদৰে চহী কৰিব
যাতে ই ফটো আৰু
প্ৰপত্ৰখনৰ ওপৰত থাকে

আবেদনকাৰীৰ চহী* :

তাৰিখ : _____

যদি আবেদনকাৰী এখন প্ৰতিষ্ঠান হয়, তেন্তে প্ৰতিষ্ঠানৰ ছীলৰ সৈতে অনুমোদিত স্বাক্ষৰকাৰীৰ স্বাক্ষৰ প্ৰদান কৰক।

উদ্যোগ কোড

- | | |
|-------------------------|--------------------------------|
| 1. অভিযান্ত্ৰিক সামগ্ৰী | 12. ফাৰ্মা আৰু দৰৱ |
| 2. চিকিৎসক | 13. কাপোৰ আৰু বস্ত্ৰ |
| 3. হিচাপ পৰামৰ্শ | 14. বীমা অসামৰিক ঠিকাদাৰ |
| 4. কৃষি | 15. ৰিয়েল ইষ্টেট আৰু নিৰ্মাতা |
| 5. IT আৰু ছফ্টৱেৰ | 16. মালভাড়া আৰু সৰবৰাহ |
| 6. মিডিয়া আৰু মনোৰঞ্জন | 17. ঠিকাদাৰ/ফ্ৰেঞ্চাইজি |
| 7. অটোমোবাইল | 18. বিজ্ঞাপন আৰু প্ৰচাৰ |
| 8. বেংকিং | 19. ৰসায়ন |
| 9. হোটেল আৰু আতিথ্য | 20. গহনা আৰু অলংকাৰ |
| 10. শিক্ষা | 21. লো আৰু তীখা |
| 11. আৰ্কিটেক | 22. অন্য: |
| | (অনুগ্ৰহ কৰি উল্লেখ কৰক) |

নিয়োজনৰ প্ৰকাৰ

- কৃষি আৰু আনুষঙ্গিক কাৰ্য ☐
- নিৰ্মান ☐
 - ক্ষুদ্ৰ উদ্যোগ (বিনিয়োগ <২৫ লাখ) ☐
 - সৰু উদ্যোগ (বিনিয়োগ ২৫ লাখ -৫ কোটি) ☐
 - মজলীয়া উদ্যোগ (বিনিয়োগ ৫ কোটি -১০ কোটি) ☐
- সেৱা ☐
 - ক্ষুদ্ৰ উদ্যোগ (বিনিয়োগ <১০ লাখ) ☐
 - সৰু উদ্যোগ (বিনিয়োগ ১০ লাখ -২ কোটি) ☐
 - মজলীয়া উদ্যোগ (বিনিয়োগ ২ কোটি -৫ কোটি) ☐
- দুৰ্বল শাখাসমূহ ☐
- অন্য ☐

নথিপত্ৰসমূহ

তালিকাখন সম্পূৰ্ণ নহয় কেৱল সূচকহে	দৰমহা প্ৰাপ্ত	স্ব-নিয়োজিত	প্ৰতিষ্ঠান
বিগত ২ বছৰৰ প্ৰমানিত বিত্তীয় বিবৃতি		✓	✓
ঠিকনাৰ প্ৰমাণ	✓	✓	✓
পৰিচয়ৰ প্ৰমাণ	✓	✓	✓
বিগত ৬ মাহৰ বেংক ষ্টেটমেণ্ট	✓	✓	✓
যোৱা ৩ মাহৰ দৰমহাৰ ৰচিদ আৰু ২ বছৰৰ ফৰ্ম ১৬	✓		
ব্যৱসায়ৰ প্ৰমাণ		✓	✓
জামিন নথিপত্ৰ	✓	✓	✓
আধাৰ কাৰ্ড	✓	✓	
PAN কাৰ্ড	✓	✓	✓
AOA, MOA / অংশীদাৰিত্বৰ চুক্তিপত্ৰ			✓

কেবল প্ৰতিষ্ঠানৰ ব্যৱহাৰৰ বাবে

SO কোড		DSA কোড	
SM কোড		শাখা :	
RM কোড			



ইয়াত ছিঙক



স্বীকৃতি ৰচিদ

আবেদনকাৰীৰ নাম											
আবেদনৰ তাৰিখ				স্থান				গ্ৰহণৰ দিন আৰু সময়			
HBD সংযোগী ব্যক্তিৰ নাম				মোহৰ/স্বাক্ষৰ							
আৱেদনখন সকলো প্ৰয়োজনীয় নথিপত্ৰৰ সৈতে গ্ৰহণ কৰাৰ 7 কৰ্মদিনৰ ভিতৰত প্ৰক্ৰিয়া কৰা হ'ব, আবেদনকাৰীয়ে দিয়া সকলো অতিৰিক্ত তথ্য HDB ফাইনেলিয়েল চাৰ্ভিচেছ লিমিটেডক কেৱল আবেদনকাৰীৰ ঋণৰ যোগ্যতা মূল্যায়ন কৰাৰ উদ্দেশ্যে প্ৰয়োজন হ'ব পাৰে।								যোগাযোগৰ নম্বৰ			